

**ড° উপেন বাভা হাকাচাম**

বাষ্পীয় লোকভাষা সম্মান প্রাপ্ত গবেষক-লেখক  
গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ  
গোপীনাথ বৰদলৈ নগৰ, জালুকবাৰী  
গুৱাহাটী - ৭৮১০১৪, ফোন: ২৫৭৩৩২০



**DR. U.C. RABHA, M.A., Ph.D**

Reader in Tibeto-Burman Language and Linguistics  
Dept. of Assamese, Gauhati University  
Guwahati - 781014, Assam (India)  
Phone : 0361 - 2570274 (O), 2573320 (R)

---

প্রসঙ্গ/Ref.....

দিনাংক/dated.....

This is to certify that the thesis entitled “**Rābhāmij—Asamīyār Etā Nrigosthiya upabhāsā : Eti Adhyayan**” (Rabhamese-an Ethnic Dialect of Assamese : A Study) is a record of bonafide research work done by Shri Lalit Chandra Rabha, Lecturer, J.N. College, Boko, Kamrup under my Supervision and Guidance. It contains the result of the candidate’s personal investigation. The candidate has fulfilled all the necessary requirements under the Ph.D Regulations of this University for submitting the thesis for the Degree of Doctor of philosophy in Arts Faculty of this University. No part of it has been submitted elsewhere for any degree or prize, nor any part of it has been published anywhere.

(Dr. U.C. Rabha)  
Reader, Deptt. of Assamese  
Gauhati University  
Guwahati-14

## Scholar's Declaration

I do hereby declare that the thesis entitled "**Rabhamij — Asamiyar Eta Nrigosthiya Upabhasa : Eti Adhyayan**" (Rabhamese — An Ethnic Dialect of Assamese : A Study) submitted by me for the degree of Doctor of Philosophy in Assamese in the faculty of Arts, Gauhati University, Guwahati, is original and it was not submitted either in part or full to the Gauhati University or to any other University or Institution for any research Degree or Diploma or similar title.

*Shri Lalit Ch. Rabha*  
(Shri Lalit Chandra Rabha)

Lecturer, Deptt. of Assamese

J.N. College, Boko, Kamrup, Assam

## কৃতজ্ঞতা স্বীকার

মোৰ এই গবেষণা কাৰ্যত বিভিন্ন জন মহানুভৱ ব্যক্তিয়ে বিভিন্ন ধৰণে দিহা-পৰামৰ্শ আৰু  
তথ্যৰ যোগান ধৰি মোক সহায় কৰিছে। বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ  
অধ্যাপক ড° উপেন ৰাভা হাকাচাম ছাৰে তত্ত্বাবধায়কৰ দায়িত্ব প্ৰহণ কৰি মোক বিভিন্ন ধৰণৰ  
দিহা-পৰামৰ্শ দি এই গবেষণা কাৰ্যটো সম্পূৰ্ণ কৰাত সহায় কৰিছে। তেওঁৰ সহযোগিতা আৱিহনে  
এই গবেষণা কাৰ্য সম্পূৰ্ণ কৰা সম্ভৱ নহ'লহেতেন। তাৰ বাবে ৰাভা ছাৰৰ ওচৰত মই চিৰ কৃতজ্ঞ  
হৈ থাকিম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান ড° দীপ্তি ফুকন পাটগিৰি  
মহাশয়াই মোক গবেষণা কৰিবলৈ অনুমতি প্ৰদান কৰি কৃতাৰ্থ কৰিছে। সেইদৰে একেখন  
বিশ্ববিদ্যালয়ৰে অসমীয়া বিভাগৰ ড° দীপকৰ মৰল ছাৰ, ড° লীলাৱতী শইকীয়া বৰা মহাশয়া,  
ড° কামালুদ্দিন আহমেদ ছাৰ, ড° কণক চন্দ্ৰ চৰ্বীয়া ছাৰ আদিয়ে বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শ  
আৰু উৎসাহ-উদ্দীপনাৰ যোগান ধৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰে লোক-সংস্কৃতিবিদ ‘প্ৰফেছৰ  
এমেৰিটাছ’ ড° নবীন চন্দ্ৰ শৰ্মা ছাৰ আৰু ‘ভাষাৰত্ত’ ড° প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য ছাৰে উৎসাহ উদ্দীপনা  
আৰু দিহা-পৰামৰ্শ দি আমাক সহায় কৰিছে। তাৰ বাবে এই সমূহ মহানুভৱ ব্যক্তিলৈ মোৰ আন্তৰিক  
কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

মোৰ এই গবেষণা কাৰ্যত তথ্য বিছাৰি বিভিন্ন জনৰ ওচৰ চাপিছিলোঁ। শ্ৰী বাৰেণ চাপাৰ  
(গোসাইগাঁও, কোকৰাখাৰ), শ্ৰী শশীমোহন সন্তোক (বাইদা, গোৱালপাৰা), শ্ৰী মহেশ্বৰ ৰাভা (জিৰা,  
গোৱালপাৰা), শ্ৰী বাণীকান্ত ৰাভা (কৃষ্ণগঠ, গোৱালপাৰা), শ্ৰী নেহৰু ৰাভা (কৃষ্ণগঠ, গোৱালপাৰা),  
শ্ৰীপিনাকী ৰাভা (ৰংজুলি, গোৱালপাৰা), ড° মলিনা দেৱী ৰাভা (ধুপধৰা, গোৱালপাৰা), শ্ৰী বীৰেণ  
ৰাভা (চুকনীয়াপাৰা, কামৰূপ), শ্ৰী নবীন চন্দ্ৰ ৰাভা (চুকনীয়াপাৰা, কামৰূপ), শ্ৰী সঞ্জীৱ ৰাভা (খৰাপাৰা,  
কামৰূপ), শ্ৰী বিজন ৰাভা (নিচিমপুৰ, কামৰূপ), শ্ৰী বহেশ্বৰ ৰাভা (ছয়গাঁও, কামৰূপ), শ্ৰী ভূবিন ৰাভা  
(লোহাৰঘাট, কামৰূপ), শ্ৰী চণ্ডীচৰণ ৰাভা (তামুলপুৰ, নলবাৰী), শ্ৰী লোহিত ৰাভা (তামুলপুৰ), শ্ৰী  
বিষুণ্প্ৰিয়ম ৰাভা (খৈৰাবাৰী, দৰং), শ্ৰী সতীশ ৰাভা (খৈৰাবাৰী, দৰং) আদিয়ে বিভিন্ন ধৰণৰ তথ্য

ଆକୁ ଦିହା-ପରାମର୍ଶର ଯୋଗାନ ଧରି ମୋକ କୃତାର୍ଥ କରିଛେ । ତଦୁପରି ଭିତରରୀ ଅଞ୍ଚଳର କେତବୋର ପ୍ରଚାର ବିମୁଖ ଆକୁ ଅଜ୍ଞାତ ସ୍ୟକ୍ତିରେଓ ଆମାକ ବିଭିନ୍ନ ଧରଣର ତଥ୍ୟର ଯୋଗାନ ଧରିଛେ । ତଦୁପରି ବାଭା ଛବର ସହଧରିନୀ ଶ୍ରୀମତୀ ମଞ୍ଜୁଲା ବାଭା ହାକାଚାମଜାକ ବାଇଦେଉୟେ ଆମାକ ବିଭିନ୍ନ ଧରଣେ ସହାୟ କରିଛେ । ଏହି ସମୁହ ତଥ୍ୟ ଦାତାଲୈ କୃତଜ୍ଞତା ଜନାଇଛେ । ମୋର ଏହି ଗରେଷଣା କାର୍ଯ୍ୟଟୋ ଗୁରାହାଟୀ ବିଶ୍ୱବିଦ୍ୟାଳୟର କୃଷ୍ଣକାନ୍ତ ସନ୍ଦିକେ ପ୍ରଥାଳୟ ଆକୁ ଜରାହବଲାଲ ନେହରୁ ମହାବିଦ୍ୟାଳୟ ପ୍ରଥାଳୟର ପରା ଯଥେଷ୍ଟ ପରିମାଣେ ସହାୟ ପାଇଛେ । ତାର ବାବେ ଏହି ଦୁଟା ପ୍ରତିଷ୍ଠାନର ଓଚବତ ମହି ଚିବ କୃତଜ୍ଞ ହୈ ଥାକିମ ।

ବିଭିନ୍ନ ଜନର ଉତ୍ସାହ-ଉଦ୍‌ଦୀପନାଟି ମୋର ଏହି ଗରେଷଣା କାର୍ଯ୍ୟଟୋ ସୋନକାଳେ ସମାପ୍ତ ହୋରାତ ସହାୟ କରିଛେ । ଏହି କ୍ଷେତ୍ରର ଶ୍ରୀ କମଳେଶ୍ଵର ଠାକୁରୀଯା (ପ୍ରବନ୍ଧକା, ଜରାହବଲାଲ ନେହରୁ ମହାବିଦ୍ୟାଳୟ, ବକୋ), ଡ° ଶ୍ରୀରୋଦ ଠାକୁରୀଯା (ପ୍ରବନ୍ଧକା, ଜରାହବଲାଲ ନେହରୁ ମହାବିଦ୍ୟାଳୟ, ବକୋ), ଡ° ପ୍ରଣେଶ୍ଵର ନାଥ (ପ୍ରବନ୍ଧକା, ଜରାହବଲାଲ ନେହରୁ ମହାବିଦ୍ୟାଳୟ, ବକୋ), ଶ୍ରୀ ଅଯୋଧ୍ୟାରାମ ଦାସ (ଅରସବୀ ଅଧ୍ୟକ୍ଷ, ହାର୍ବାଘାଟ ମହାବିଦ୍ୟାଳୟ, କୃଷ୍ଣାଟ୍, ଗୋରାଲପାରା), ଶ୍ରୀ ଦୀପକ୍ଷର ବଡ୍ଗୋ, ଶ୍ରୀ ନିରନ ବଡ୍ଗୋ, ଶ୍ରୀ ଅଜୟ ବସୁମତାରୀ ଆଦିର ଓଚବତ ମହି ଚିବ କୃତଜ୍ଞ ।

ଏହି ଗରେଷଣା କାର୍ଯ୍ୟଟୋ ମୋର ଘରର ସକଳୋ ସ୍ୟକ୍ତିରେ ବିଭିନ୍ନ ଧରଣେ ସହାୟ-ସହ୍ୟୋଗିତା କରିଛେ । ବିଶେଷକୈ ଏହି ଗରେଷଣାର ସମୟ ଛୋରାତ ସଂସାରର କୋନୋ ଦାୟିତ୍ବ ମୋକ ଲବ୍ଲେ ନିଦି ଗରେଷଣା କାର୍ଯ୍ୟଟୋ ସମୟ ମତେ ସମାପ୍ତ କରାତ ସହାୟ କରିଛେ । ତାରବାବେ ପିତା ଶ୍ରୀ ବ୍ରଜଧର ବାଭା, ମା ଶ୍ରୀମତୀ ନୟନି ବାଭା, ଭାଇଟି ଶ୍ରୀ ଶ୍ରୀରୋଦ ବାଭାଲୈ କୃତଜ୍ଞତା ଜନାଇଛେ । ଲଗତେ ମୋର ନର ବିବାହିତା ପତ୍ନୀ ସୁନୀତାଟ୍ ଦିନେ-ନିଶାଟ୍ ତାଗିଦା ଦି ନାଥାକିଲେ ହୟତୋ କାମଟୋ ସମାପ୍ତ ହବ୍ଲେ ଆକୁ କିଛୁ ଦିନର ପ୍ରୟୋଜନ ହଲୁହେତେନ । ତେଓଲେଓ ମୋର ଫାଲର ପରା କୃତଜ୍ଞତା ଜନାଲୋଁ ।

୫.୨.୨୦୦୭ ଇଂ

(ଶ୍ରୀଲଲିତଚନ୍ଦ୍ର ବାଭା)

## বিষয়সূচী

অধ্যায়সমূহ	পৃষ্ঠা
কৃতজ্ঞতা স্থীকার	০.৩
সংক্ষিপ্ত ৰূপৰ বিৱৰণ	০.১৩
সাংকেতিক চিহ্নবোৰৰ বিৱৰণ	০.১৪
<b>১.০০ পাতনি</b>	<b>১-১৮</b>
১.১০ সমাজ ভাষাতত্ত্ব	১
১.২০ ভাষিক জনগোষ্ঠী	২
১.৩০ পিজিন	৮
১.৪০ ক্রেওল	৭
১.৫০ উপভাষা, সামাজিক উপভাষা আৰু নৃগোষ্ঠীয় উপভাষা	৯
১.৬০ অসমীয়া ভাষাৰ প্ৰেক্ষাপটত পিজিন, ক্রেওল আৰু নৃগোষ্ঠীয় উপভাষাৰ পৰিচয়	১১
১.৭০ অধ্যয়নৰ পৰিসৰ	১৪
১.৮০ গৱেষণাৰ প্ৰণালী	১৪
১.৯০ অধ্যয়নৰ গুৰুত্ব	১৫
<b>২.০০ ৰাভাসকলৰ সমাজ আৰু সংস্কৃতিৰ পৰিচয়</b>	<b>১৬-৩৫</b>
২.১০ ৰাভাসকলৰ প্ৰৱেশনৰ ইতিহাস	১৬
২.২০ ৰাভাসকলৰ বসতি স্থান	১৯
২.৩০ ৰাভাসকলৰ ফৈদ	২৩
২.৪০ ৰাভাসকলৰ সমাজ আৰু সংস্কৃতি	২৪

<b>৩.০০ ৰাভাসকলৰ ভাষা : এটি পৰিচয়</b>	<b>৩৬-৫৯</b>
৩.১০ ৰাভা ভাষাৰ পৰিচয়	৩৬
৩.২০ ৰাভা উপভাষা আৰু মান্য ভাষা	৩৯
৩.৩০ ৰাভা ভাষাৰ ধ্বনি তত্ত্ব	৪১
৩.৪০ ৰাভা ভাষাৰ ৰাপতত্ত্ব	৪৩
৩.৫০ ৰাভামিজ আৰু অসমীয়াৰ আঞ্চলিক ৰাপ	৪৭
৩.৭০ ৰাভামিজৰ আঞ্চলিক ৰাপ	৫০
<b>৪.০০ ৰাভামিজ : ধ্বনিতাত্ত্বিক বৈশিষ্ট্য</b>	<b>৬০-৯২</b>
৪.১০ স্বৰবর্ণ	৬০
৪.২০ দ্বিস্বৰ	৬২
৪.৩০ ত্রিস্বৰ	৬৭
৪.৪০ চতুঃস্বৰ	৬৮
৪.৫০ ব্যঞ্জন বৰ্ণ	৭০
৪.৬০ ব্যঞ্জন বৰ্ণসমূহৰ প্ৰয়োগ	৭৪
৪.৭০ সংযুক্ত ব্যঞ্জন	৭৪
<b>৫.০০ ৰাভামিজ : ধ্বনি পৰিৱৰ্তন</b>	<b>৯৩-১০৩</b>
৫.১০ স্বৰধ্বনিৰ পৰিবৰ্তন	৯৩
৫.২০ ব্যঞ্জন ধ্বনিৰ পৰিবৰ্তন	৯৭
৫.৩০ আগম	৯৯
৫.৪০ লোপ	১০০
৫.৫০ সম্প্ৰসাৰণ	১০২







৫.৬০ সংকোচন	১০২
৫.৭০ স্বর সমীভূত	১০২
৫.৮০ অপিনিহিতি	১০৩
৬.০০ ৰাভামিজ : ৰূপতাৰ্ত্তিক বৈশিষ্ট্য	১০৪-১৫৭
৬.১০ নামপদ আৰু ইয়াৰ শ্ৰেণী	১০৮
৬.১১ নামপদৰ ৰূপ	১১০
৬.১১.১ লিঙ্গবাচক শব্দাংশ আৰু প্রত্যয়	১১০
৬.১১.২ বহুবচনাত্মক প্রত্যয়	১১২
৬.১১.৩ নিৰ্দিষ্টতাৰাচক প্রত্যয়	১১৪
৬.১১.৪ অনিৰ্দিষ্টতাৰাচক প্রত্যয়	১১৬
৬.১১.৫ কাৰক আৰু শব্দ বিভক্তি	১১৬
৬.২০ সৰ্বনাম আৰু ইয়াৰ শ্ৰেণী	১১৭
৬.৩০ সৰ্বনাম শব্দৰ গঠন আৰু ৰূপ	১২২
৬.৪০ বিশেষণ আৰু ইয়াৰ শ্ৰেণী	১২৫
৬.৫০ বিশেষণৰ গঠন	১২৯
৬.৬০ বিশেষণীয়-বিশেষণৰ গঠন	১৩১
৬.৭০ ক্ৰিয়া-বিশেষণ আৰু ইয়াৰ শ্ৰেণী	১৩২
৬.৮০ ক্ৰিয়া-বিশেষণৰ গঠন	১৩৬
৬.৯০ ক্ৰিয়া	১৩৮
৬.১০০ ধাতু	১৪২
৬.১০১ ক্ৰিয়াৰ গঠন	১৫৪
৬.১০২ ক্ৰিয়াৰ ৰূপ	১৫৫

৭.০০ ৰাভামিজ : শব্দতাত্ত্বিক বৈশিষ্ট্য	১৫৮-২৪৮
৭.১০ ৰাভামিজৰ শব্দৰ শ্ৰেণীবিভাগ	১৫৮
৭.২০ আৰ্য-ভিন্ন ভাষাৰ পৰা অহা শব্দ	১৫৯
৭.২১ তিব্বত-বৰ্মীয় শব্দ	১৬০
৭.২১.১ ৰাভা ভাষাৰ সৈতে সাদৃশ্য থকা শব্দ	১৬০
৭.২১.২ বৰো ভাষাৰ সৈতে সাদৃশ্য থকা শব্দ	১৬৪
৭.২১.৩ গাৰো ভাষাৰ সৈতে সাদৃশ্য থকা শব্দ	১৭২
৭.২২ অস্ত্রিক ভাষাবোৰৰ সৈতে সাদৃশ্য থকা শব্দ	১৭৩
৭.২২.১ খাছী ভাষাৰ সৈতে সাদৃশ্য থকা শব্দ	১৭৩
৭.২২.২ মুণ্ডাৰী ভাষাৰ সৈতে সাদৃশ্য থকা শব্দ	১৭৪
৭.২২.৩ চাওতালী ভাষাৰ সৈতে সাদৃশ্য থকা শব্দ	১৭৪
৭.২৩ টাই-আহোম ভাষাৰ সৈতে সাদৃশ্য থকা শব্দ	১৭৫
৭.৩০ সংস্কৃত আৰু সংস্কৃত-মূলীয় ভাষাৰ শব্দ	১৭৬
৭.৩১ সংস্কৃত-মূলীয় শব্দ	১৭৬
৭.৩২ প্ৰত্ন-অসমীয়া ভাষাৰ শব্দ	১৭৯
৭.৩৩ প্ৰাচীন আৰু মধ্য যুগৰ অসমীয়া শব্দ	১৮১
৭.৩৪ বাংলা ভাষাৰ সৈতে সাদৃশ্য থকা শব্দ	১৮৪
৭.৩৫ হিন্দী ভাষাৰ শব্দ	১৮৬
৭.৩৬ কামৰূপী উপভাষাৰ সৈতে সাদৃশ্য থকা শব্দ	১৯০
৭.৩৭ গোৱালপৰীয়া উপভাষাৰ সৈতে সাদৃশ্য থকা শব্দ	১৯৭
৭.৪০ স্বকীয় শব্দ	২০১
৭.৫০ বিদেশী শব্দ	২২৩
৭.৫১ ইংৰাজী শব্দ	২২৩
৭.৫২ আৱৰী শব্দ	২২৬

০.১০

৭.৫৩ ফার্টি শব্দ	২৩১
৭.৬০ সংকৰ শব্দ	২৩৮
৭.৭০ জতুরা ঠাঁচ আৰু ইয়াৰ শ্ৰেণী	২৪১
৭.৮০ অৰ্থ পৰিৱৰ্তন	২৪৭

৮.০০ ৰাভামিজঃ সাহিত্যিক নিৰ্দশন	২৪৯-৩১৮
৮.১০ লোক-সাহিত্য আৰু ইয়াৰ শ্ৰেণী-বিভাজন	২৪৯
৮.২০ ৰাভামিজত ৰচিত লোকগীত	২৫০
৮.২১ পাতি ৰাভাৰ মাজত প্ৰচলিত লোকগীত	২৫০
৮.২১.১ বহুৰঙ্গী গীত	২৫০
৮.২১.২ মাৰে পূজাৰ গীত	২৫৩
৮.২১.৩ ভাৰীগানৰ গীত	২৫৮
৮.২১.৪ হানাঘোঁৰা গীত	২৬২
৮.২১.৫ পাৰ বাঁহ নচুওৱা গীত	২৬৬
৮.২১.৬ টুকুবীয়া পূজাৰ গীত	২৭১
৮.২১.৭ গৰখীয়া গীত	২৭৭
৮.২১.৮ নিচুকনি গীত	২৮১
৮.২১.৯ মহো-হো গীত	২৮২
৮.২১.১০ বাৰমাহী গীত	২৮২
৮.২২ টোটলা ৰাভাসকলৰ মাজত প্ৰচলিত লোকগীত	২৮৩
৮.২২.১ বাঞ্চোল পিটা গীত	২৮৩
৮.২২.২ ভালুক নচুওৱা গীত	২৮৫
৮.২২.৩ হৰিণ চিকাৰৰ গীত	২৮৭
৮.২২.৪ বহুৰঙ্গী গীত	২৮৯

০.১১

৮.২২.৫ বিয়া গীত	২৯০
৮.২৩ দাহৰি বাভাৰ মাজত প্ৰচলিত লোকগীত	২৯৭
৮.২৩.১ তৰঙ্গাৰ গীত	২৯৭
৮.২৩.২ ভূত-প্ৰেতাদি খেদা গীত	২৯৮
৮.২৩.৩ সতী ঘোৱা গীত	২৯৮
৮.২৪ ৰংদানি আৰু মায়তবি বাভাৰ মাজত প্ৰচলিত লোকগীত	২৯৯
৮.২৪.১ হায়মাৰং গীত	২৯৯
৮.২৪.২ ঝাকুৱা পূজাৰ লগত জৰিত গীত	৩০০
৮.৩০ ৰাভামিজত ৰচিত মন্ত্ৰ সাহিত্য	৩০১
৮.৩১ ৰংদানি বাভাৰ মাজত প্ৰচলিত মন্ত্ৰ	৩০১
৮.৩২ কোচা ৰাভাসকলৰ মাজত প্ৰচলিত মন্ত্ৰ	৩০৪
৮.৩৩ মায়তবি বাভাৰ মাজত প্ৰচলিত মন্ত্ৰ	৩০৬
৮.৩৪ পাতি বাভাৰ মাজত প্ৰচলিত মন্ত্ৰ	৩০৭
৮.৪০ ৰাভামিজত ৰচিত ফকৰা-যোজনা-পটন্ত্ৰ	৩০৮
৮.৫০ ৰাভামিজত ৰচিত সাঁথৰ	৩১৩
 ৯.০০ ৰাভামিজৰ আঞ্চলিক ৰূপৰ নমুনা	৩১৯-৩২৯
৯.১০ মান্য অসমীয়াৰ ৰূপ	৩১৯
৯.২০ পশ্চিম দুধনৈ অঞ্চলৰ নমুনা	৩২০
৯.৩০ পূব দুধনৈ অঞ্চলৰ নমুনা	৩২১
৯.৪০ তামুলপুৰ অঞ্চলৰ নমুনা	৩২৩
৯.৫০ টংলা অঞ্চলৰ নমুনা	৩২৪
৯.৬০ কথোপকথনৰ নমুনা	৩২৫
৯.৬১ পশ্চিম দুধনৈ অঞ্চলৰ কথোপকথনৰ নমুনা	৩২৫

০.১২

৯.৬২ পুব দুধনে অঞ্চলৰ কথোপকথনৰ নমুনা	৩২৬
৯.৬৩ তামুলপুৰ অঞ্চলৰ কথোপকথনৰ নমুনা	৩২৭
৯.৬৪ টংলা অঞ্চলৰ কথোপকথনৰ নমুনা	৩২৮

১০.০০ উপসংহাৰ ৩৩০-৩৩৩

১১.০০ পৰিশিষ্ট	৩৩৪-৩৬৫
১১.১০ ৰাভামিজত ৰাভা সমাজৰ প্রতিফলন	৩৩৪
১১.১১ প্ৰধান ৰাভা গাঁওসমূহৰ তালিকা	৩৪৫
১১.১২ ক্ষেত্ৰ অধ্যয়নৰ লগত জড়িত ৰেখাচিত্ৰ	৩৫৩
১১.১৩ ৰাভা সমাজ-সংস্কৃতি বিষয়ক আলোক-চিত্ৰ	৩৫৫
১১.১৪ সংবাদ দাতাৰ তালিকা	৩৬৪

১২.০০ প্ৰস্তুতি ৩৬৬-৩৮৭